

**APPLICATION FOR DEATH CERTIFICATE**

(মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন)

(Marked Fields are mandatory)

(\*চিহ্নযুক্ত তথ্যবোৰ বাধ্যতামূলক)

**Applicant's Details** (আবেদনকাৰীৰ বিৱৰণ)

\*Applicant's Name (আবেদনকাৰীৰ নাম) .....

\*Applicant Gender (আবেদনকাৰীৰ লিঙ্গ) Male  Female

\*Mobile Number (মবাইল নম্বৰ) .....

PAN Number (পান নম্বৰ) .....

Aadhar card Number (আধাৰ নম্বৰ) .....

Mail Id (ইমেইল) .....

**Address Details** (ঠিকনাৰ বিৱৰণ)

\*State (ৰাজ্য) .....

\*District (জিলা) .....

\*Sub-Division (মহকুমা) .....

\*Circle Office (ৰাজহ চক্ৰ) .....

**Deceased Details**(প্ৰয়াত সৰিণেশ্বৰ)

Date of Death (মৃত্যু তাৰিখ) .....

Name of the Deceased (মৃতকৰ নাম) .....

Sex of Deceased (মৃতকৰ লিঙ্গ) Male  Female

Name of Father (পিতৃৰ নাম) .....

Name of Mother (মাতৃৰ নাম) .....

Name of Husband/Wife (স্বামীৰ/স্ত্ৰীৰ নাম) .....

Age of Deceased (মৃতকৰ আয়ুস) .....

Place of Death (মৃত্যুৰ স্থান) Hospital  Institution  House  Other Place

Place Details (Name or Address) (স্থানৰ সৰিণেশ্বৰ) .....

Informants Name (খবৰ দাতাৰ নাম) .....

Signature of the applicant  
(আবেদনকাৰীৰ স্বাক্ষৰ)

**APPLICATION FOR DEATH CERTIFICATE**

( মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন )

**(Marked Fields are mandatory)**

(\*চিহ্নযুক্ত তথ্যবোৰ বাধ্যতামূলক)

Deceased Town/Village Name (মৃতকৰ চহৰ/গাঁওৰ নাম) .....

Is it Town or Village (এইখন চহৰ নে গাঁও) Town  Village

Deceased District (মৃতকৰ জিলা) .....

Deceased State(মৃতকৰ প্ৰদেশ) .....

Deceased Address at time of Death (মৃত্যুৰ সময়ত মৃতকৰ ঠিকনা ) .....

Deceased Permanent Address (মৃতকৰ স্থায়ী ঠিকনা) .....

Deceased Religion (মৃতকৰ ধৰ্ম) : Hindu  Muslim  Christian  Other

Other Religion Details(অন্য ধৰ্ম সবিশেষ) .....

Deceased Occupation (মৃতকৰ জীৱিকা) .....

Type of Medical Attention Institutional  Medical other than Institution

received before death (মৃত্যুৰ আগতে পোৱা চিকিৎসা প্ৰকাৰ) No Medical Attention

Death Cause Medically Certified : Yes  No

Name of Disease or Actual cause of Death ( বেমাৰৰ নাম/ মৃত্যুৰ কাৰণ ) .....

If Habitual Smoker then for how many year .....

If Habitual Tobacco Chewer in any form for how many years .....

If Habitual Arecanut (including Panmasala) user for how many years .....

If Habitual Drinker for how many years .....

If Female death, did death occur while Pregnant at time of delivery or 6 weeks after end of

Pregnancy : Yes  No

**Supporting Documents**

1. Certificate of Death issued from Private Hospital/Nursing home.
2. Goanburah Certificate.
3. Any Other Documents.(অন্য নথি)

Signature of the applicant  
(আবেদনকাৰীৰ স্বাক্ষৰ)